

এল.টি.কে. মহাবিদ্যালয়ত ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিবেশন

যোৱা ইংৰাজী ৩০ এপ্ৰিল তাৰিখে ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিবেশনখনি লক্ষ্মীমপুৰৰ এল.টি.কে মহাবিদ্যালয়ৰ নন্দৰাম দাস ক্ষেত্ৰত অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম গণিত শিক্ষায়তনৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকাই। অসম গণিত শিক্ষায়তনৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰয়াত নন্দৰাম দাসদেৱক অসম গণিত শিক্ষায়তনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে এল.টি.কে. মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশন কৰা অসম গণিত শিক্ষায়তনৰ প্ৰতীকী সংগীতেৰে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ হৈ আদৰণী ভাষণ পাঠ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়াই। অসম গণিত শিক্ষায়তনৰ লক্ষ্মীমপুৰ শাখাৰ হৈ আদৰণী ভাষণ পাঠ কৰে শাখাৰ সভাপতি উপেন চন্দ্ৰ পূজাৰী আৰু কেন্দ্ৰীয় সমিতিৰ হৈ আদৰণী ভাষণ পাঠ কৰে ড° ৰামচন্দ্ৰ ডেকাই। ইয়াৰ পাছত, অধিবেশনখনিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা ‘মেট্ৰিকা’¹ উন্মোচন কৰা হয়। এই অনুষ্ঠানতে পাঞ্চাল মিছনৰ বুলেটিন, ড° মুকুন্দ ৰাজবংশীৰ ‘গণিতৰ কিছু কথা’ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকাৰ ‘সত্য অনুভৱ, তৃতীয় খণ্ড’ উন্মোচন কৰা হয়।

অসম গণিত শিক্ষায়তন আৰু লক্ষ্মীমপুৰ শাখাই চাৰিজন ব্যক্তিক সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে এল.টি.কে. মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতিম বৰাই। ড° মুকুন্দ ৰাজবংশীক লক্ষ্মীমপুৰ গণিত কাণ্ডাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক দেবেন চন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত গণিতৰ অধ্যাপক শ্ৰীৰাম বৰ্মনক কৃতী শিক্ষক হিচাপে সম্বৰ্ধনা জনোৱা হয়। ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধি বৰুৱাক ‘ধেমাজিৰ গণিত জনপ্ৰিয়কৰণৰ হোতা’ হিচাপে সম্বৰ্ধনা জনোৱা হয়।

অধিবেশনত আয়োজিত ‘গণিত শিক্ষাৰ গুৰুত্ব আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০’ শীৰ্ষক আলোচনা-চক্ৰখনি উদ্বোধন কৰে

বিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰমেশ চন্দ্ৰ চুতীয়াই। সমল ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল ড° গোপাল চন্দ্ৰ হাজৰিকাক। আলোচনা-চক্ৰখনি সঞ্চালনা কৰে কটন মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা অসম গণিত শিক্ষায়তনৰ প্ৰতিষ্ঠাপকসকলৰ এজন ড° তাৰকেশ্বৰ চৌধুৰীয়ে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড° বুবুল কুমাৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিৰ পাছতে গণিতজ্ঞ জিতেন্দ্ৰ নাথ শৰ্মাৰ সোঁৱৰণত আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন মহাবিদ্যালয়ৰ পৰা তিনিজনীয়া দলে যোগদান কৰা প্ৰতিযোগিতাখনিত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৫০০০ টকা আৰু মানপত্ৰ লাভ কৰে লক্ষ্মীমপুৰ বালিকা মহাবিদ্যালয়ৰ দলটোয়ে। দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৩০০০ টকা আৰু মানপত্ৰ লাভ কৰে উত্তৰ লক্ষ্মীমপুৰ মহাবিদ্যালয়ৰ এটি দলে। তৃতীয় পুৰস্কাৰ যুটীয়াভাবে লাভ কৰে এল.টি.কে. মহাবিদ্যালয় আৰু উত্তৰ লক্ষ্মীমপুৰ মহাবিদ্যালয়ৰ দলে। তৃতীয় পুৰস্কাৰপ্ৰাপক দুয়োটি দলকে ২০০০ টকা আৰু মানপত্ৰেৰে পুৰস্কৃত কৰা হয়। কুইজ প্ৰতিযোগিতাখনি উদ্বোধন কৰে লক্ষ্মীমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভূঞাই আৰু পৰিচালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ড° অংকুৰ ভৰালী আৰু ড° সুৰজিৎ বৰকটকীয়ে।

কুইজ প্ৰতিযোগিতাৰ সমান্তৰালভাবে প্ৰতিনিধি বৈঠক আৰম্ভ হয়। বিভিন্ন জিলাৰ পৰা অহা অসম গণিত শিক্ষায়তনৰ জিলা পৰ্যায়ৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় প্ৰতিনিধিয়ে বৈঠকত অংশ গ্ৰহণ কৰে। উক্ত বৈঠকতে ড° প্ৰবীণ দাসক সভাপতি আৰু ড° আশিস পালক সাধাৰণ সম্পাদক হিচাপে লৈ অসম গণিত শিক্ষায়তনৰ ২০২২-২৪ বৰ্ষৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।

বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা অহা শতাধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অধিবেশনখনিৰ সফল সমাপ্তিত উদযাপন সমিতিৰ সভাপতি উপেন পূজাৰী, কাৰ্যকৰী সভাপতি ড° বুবুল কুমাৰ শইকীয়া আৰু সম্পাদক দিব্যজ্যোতি গগৈয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

¹ <https://aamonline.org.in/ganit-bikash/souvenir-and-other-magazines/>

‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিবেশনৰ কেইটিমান দৃশ্য

